

গ্ৰাহকৰ তথ্য আৰু একাউন্ট খোলাৰ প্ৰ-পত্ৰ

অব্যক্তিগত সত্তাৰ বাবে - (একক মালিকানাধীনৰ বাহিৰে)



(অনুগ্ৰহ কৰি প্ৰ-পত্ৰখন কেৱল মাত্ৰ ডাঙৰ ফলা আখৰ আৰু একে চিহ্নহিৰে পূৰণ কৰিব। এইখন এক যন্ত্ৰৰ দ্বাৰা পঢ়িব পৰা প্ৰ-পত্ৰ আৰু এক স্কেনাৰৰ মাধ্যমেৰে যাব।)
প্ৰযোজ্য অনুসৰি বক্সসমূহ ☒ টিক কৰিব। *বাধ্যতামূলক ক্ষেত্ৰ।

আবেদনৰ তাৰিখ চিক্ৰেইট নম্বৰ সত্তাৰ গ্ৰাহক আইডি (ইতিমধ্যে থকা গ্ৰাহকৰ বাবে)
শাখা কোড আপোনাৰ (Branch Name) শাখাত মোৰ/আমাৰ একাউন্ট খোলক কেচ প্ৰকাৰ ☐ আৰ-কিট ☐ আৰ-কিট নোহোৱা
ইতিমধ্যে থকা চিআইএফ আইডি: আপডেট ☐ এই গ্ৰাহক তথ্য প্ৰ-পত্ৰত উল্লেখিত বিৱৰণ অনুসৰি মই বৰ্তমানে থকা আমাৰ চিআইএফ আপডেট কৰিব বিচাৰো।

1. সত্তাৰ বিৱৰণ

*নাম
*অন্তৰ্ভুক্তিৰ তাৰিখ *অন্তৰ্ভুক্তিৰ চহৰ *অন্তৰ্ভুক্তিৰ দেশ
*পেন নং জিএছটিএন নং *পঞ্জীয়ন কৰা হৈছে ☐ হয় ☐ নহয়
অথবা ☐ প্ৰ-পত্ৰ 60 - প্ৰ-পত্ৰ 60 হৈছে কোনো ব্যক্তি / সত্তাই দাখিল কৰিবলগীয়া ঘোষণা যাৰ ওচৰত পেন নাই আৰু যিয়ে আয়কৰ আইনৰ নিয়ম 114 বিত উল্লেখ কৰা যিকোনো লেনদেন কৰে।
*সংবিধান ☐ অংশীদাৰিত্ব ☐ প্ৰাইভেট লিমিটেড ☐ তালিকাভুক্ত পাব্লিক লিমিটেড ☐ তালিকাভুক্ত নোহোৱা পাব্লিক লিমিটেড ☐ ৰাজহুৱা খণ্ড ☐ এইচইউএফ ☐ পাব্লিক ট্ৰাষ্ট ☐ প্ৰাইভেট ট্ৰাষ্ট ☐ ছচাইটি ☐ সংস্থা ☐ বিধিগত সংস্থা ☐ এলএলপি ☐ অন্যান্য
যদি 'অন্যান্য' হয় তেন্তে বেংকৰ কেৱাইটি পলিচি অনুসৰি পূৰণ কৰক
*উদ্যোগৰ প্ৰকাৰ ☐ উৎপাদন ☐ এনবিএফটি ☐ নিৰ্মাণ ☐ অল্যাজনক সংস্থা ☐ ক্ষুদ্ৰ উদ্যোগ ☐ অন্যান্য
যদি 'অন্যান্য' হয় তেন্তে বেংকৰ কেৱাইটি নীতি অনুসৰি উদ্যোগ কোড পূৰণ কৰক
*বাৰ্ষিক টাৰ্ণঅভাৰ ☐ 0-5 লাখ ☐ 5-10 লাখ ☐ 10-25 লাখ ☐ 25-50 লাখ ☐ 50 লাখ-1 কোটি ☐ 1-5 কোটি ☐ 5-25 কোটি ☐ 25-50 কোটি ☐ 50-100 কোটি ☐ > 100 কোটি
আইনী সত্তা চিনাক্তকৰ্তা নম্বৰ আইনী সত্তা চিনাক্তকৰ্তাৰ মেয়াদ
উকলি যোৱাৰ তাৰিখ
নথিপত্ৰ চিনাক্তকৰণ নম্বৰ
*এনপিঅ' / এনজিঅ'ৰ বাবে দৰ্পন ইউনিক আইডি
আৰইআৰএ পঞ্জীয়ন নম্বৰ কোম্পানী ৰেবছাইটৰ ইউআৰএল

2. ঠিকনাৰ বিৱৰণ

পছন্দৰ মেইল কৰা ঠিকনা (প্ৰমাণ বাধ্যতামূলক) ☐ পঞ্জীয়নভুক্ত কাৰ্যালয় ঠিকনা ☐ ব্যৱসায়ৰ প্ৰধান স্থান
দোকান / কাৰ্যালয়ৰ নং. আৰু
বিভিঙৰ নাম / নং.
পথ / ৰাস্তাৰ নাম / নং
*লেণ্ডমাৰ্ক *চহৰ
*ৰাজ্য *দেশ *পিনকোড
যোগাযোগৰ বিৱৰণ
দেশৰ কোড এছটিডি কোড ফোন নং. এক্সটেনচন
মোবাইল নং. (এছএমএছ সতৰ্কতা প্ৰাপ্ত কৰিবৰ বাবে)
ইমেইল আইডি
(ই-বিবৃতি আৰু ই-সতৰ্কতা) অনুগ্ৰহ কৰি আপোনাৰ সঠিক ইমেইল আইডি প্ৰদান কৰি পৰিৱেশ অনুকূল ই-বিবৃতিৰ বাবে বিকল্প গ্ৰহণ কৰাৰ কথা চিন্তা কৰক, ভৌতিক বিবৃতিৰ বাবে ভৱিষ্যতে নিকটৱৰ্তী আৰবিএল শাখা পৰিদৰ্শন কৰক।
*পঞ্জীয়নভুক্ত কাৰ্যালয় ঠিকনা (প্ৰমাণ বাধ্যতামূলক) ☐ পছন্দৰ মেইল কৰা ঠিকনাৰ সৈতে একে
দোকান / কাৰ্যালয়ৰ নং. আৰু
বিভিঙৰ নাম / নং.
পথ / ৰাস্তাৰ নাম / নং
*লেণ্ডমাৰ্ক *চহৰ
*ৰাজ্য *দেশ *পিনকোড
ব্যৱসায়ৰ প্ৰধান স্থান (A. তলত পূৰণ কৰক যদিহে পঞ্জীয়নভুক্ত ঠিকনাতকৈ ভিন্ন হয় B. প্ৰমাণ বাধ্যতামূলক)
দোকান / কাৰ্যালয়ৰ নং. আৰু
বিভিঙৰ নাম / নং.
পথ / ৰাস্তাৰ নাম / নং
*লেণ্ডমাৰ্ক *চহৰ
*ৰাজ্য *দেশ *পিনকোড

3. অনুমোদিত স্বাক্ষৰকাৰী/সকলৰ বিৱৰণ

	অনুমোদিত স্বাক্ষৰকাৰী/সকলৰ নাম	পদবী	পৰিচালকৰ আইডি নম্বৰ (যদি প্ৰযোজ্য)	গ্ৰাহক আইডি নং. (যদি বিদ্যমান গ্ৰাহক হয়)
1				
2				
3				
4				

4. প্রত্যক্ষ বেংকিং চেনেলৰ অনুৰোধ

☐ এছএমএছ বেংকিং ☐ বিজ বেংক অন্তৰ্ভুক্ত কৰি কৰ্পৰেট ইণ্টাৰনেট বেংকিং ☐ ডেবিট কাৰ্ড (কেৱল সেই একাউণ্টৰ বাবে প্ৰদান কৰা হৈছে য'ত পৰিচালনাৰ ধৰণ হয় একক/যিকোনো)
(টিক কৰক যদি প্ৰযোজ্য) (টিক কৰক যদি প্ৰযোজ্য)

5. *খুলিব লোৱা একাউণ্ট(সমূহ)ৰ প্ৰকৃতি

☐ চলিত একাউণ্ট ☐ সঞ্চয় একাউণ্ট ☐ ফিল্ড ডিপোজিট ☐ *এমবি/একিউবি/কিউটিপি টকা
গড় মাহেকীয়া বেলেঞ্চ / গড় ত্ৰিমাসিক বেলেঞ্চ / ত্ৰিমাসিক গ্ৰুপুট - সঞ্চয় আৰু চলিত একাউণ্টৰ বাবে

6. *পৰিচালনাৰ ধৰণ

☐ *একক ☐ **বোৰ্ডৰ বিজলিউচন (বিআৰ) এমঅ'পি পত্ৰ অনুসৰি ☐ কেইবাজনো ☐ অন্যান্য
(*কেৱল এইচইউএফ একাউণ্টৰ বাবে প্ৰযোজ্য) (**প্ৰযোজ্য অনুসৰি) (কোনো ডেবিট কাৰ্ড জাৰি কৰা নহ'ব)

7. *আপোনাৰ বেংকিং সহজ কৰি তুলিবলৈ আপোনাক কি প্ৰয়োজন হ'ব

চেক বুক	☐ হয়	☐ নহয়	বৈকল্পিক এছএমএছ সতৰ্কতা	☐ হয়	☐ নহয়	বৈকল্পিক ইমেইল সতৰ্কতা	☐ হয়	☐ নহয়
☐ 1ম আবেদনকাৰী	☐ হয়	☐ নহয়	অনুগ্ৰহ কৰি মন কৰিব যে সঞ্চয় একাউণ্টৰ বাবে 2000 টকাতকৈ অধিক আৰু চলিত একাউণ্টৰ বাবে 5000 টকাতকৈ অধিক স্থানৰ বাবেহে বৈকল্পিক সতৰ্কবাণী প্ৰেৰণ কৰা হ'ব। বৈকল্পিক সতৰ্কবাণীৰ পৰা চাৰ্জ গ্ৰহণ কৰা হ'ব। সবিশেষ জানিবলৈ চাৰ্জৰ সূচী চাওক। অনুগ্ৰহ কৰি মন কৰিব যে লেনদেনৰ পৰিমাণ যিয়েই নহওক কিয়, আপুনি বিনামূলীয়াকৈ বাধ্যতামূলক সতৰ্কবাণী লাভ কৰি থাকিব।					
☐ 2য় আবেদনকাৰী	☐ হয়	☐ নহয়	☐ এণ্টাৰপ্ৰাইজ	☐ চিপ্ৰোচাৰ+	☐ ইনচিগনিয়া	☐ পিনাক'ল	☐ ফ্ৰেষ্ট	☐ অন্যান্য
☐ 3য় আবেদনকাৰী	☐ হয়	☐ নহয়	☐ এণ্টাৰপ্ৰাইজ	☐ চিপ্ৰোচাৰ+	☐ ইনচিগনিয়া	☐ পিনাক'ল	☐ ফ্ৰেষ্ট	☐ অন্যান্য
☐ 4থ আবেদনকাৰী	☐ হয়	☐ নহয়	☐ এণ্টাৰপ্ৰাইজ	☐ চিপ্ৰোচাৰ+	☐ ইনচিগনিয়া	☐ পিনাক'ল	☐ ফ্ৰেষ্ট	☐ অন্যান্য

*যৌথ পৰিচালনাৰ ক্ষেত্ৰত, কোনো ডেবিট কাৰ্ড জাৰি কৰা নহ'ব

যোগাযোগৰ বাবে পছন্দৰ ভাষা: ☐ ইংৰাজী ☐ হিন্দী ☐ মাৰাঠী ☐ অসমীয়া ☐ বাংলা ☐ গুজৰাটী ☐ কান্নাড়া ☐ মালয়ালম ☐ ওড়িয়া
☐ পাঞ্জাবী ☐ তামিল ☐ তেলেগু ☐ অন্যান্য

8. *ফাপু কৰাৰ ধৰণ

প্ৰাৰম্ভিক ধনৰ পৰিমাণ টকা শব্দত
☐ নগদ[^]
☐ চেক নং @ তাৰিখ ডু' কৰা হৈছে বেংক শাখা
☐ মোৰ আৰবিএল একাউণ্ট নম্বৰ ডেবিট কৰক
অধীকৰণ: একাউণ্টত অপৰ্যাপ্ত ধনৰ ক্ষেত্ৰত প্ৰযোজ্য সেৱা চাৰ্জ আদায়ৰ বাবে বেংকে ইয়াৰ বাবে লিয়েন চিহ্নিত কৰিব লাগিব।
[^]একাউণ্ট খোলাৰ বাবে প্ৰাৰম্ভিক ধনৰ পৰিমাণ যদি নগদ হয়, তেনেহ'লে গ্ৰাহকে ব্যক্তিগতভাৱে শাখা পৰিদৰ্শন কৰিব লাগিব আৰু চৰকাৰী ৰচিদ প্ৰাপ্ত কৰিব লাগিব। (কেৱল চিএএছএৰ বাবে প্ৰযোজ্য)
@ চেক একাউণ্ট পেয়ী হিচাপে ক্ৰছ কৰিব লাগিব আৰু 'আৰবিএল বেংক লিমিটেডক প্ৰদান কৰিব লাগিব। একাউণ্ট <আবেদনকাৰীৰ নাম>'

9. জমা কৰাৰ বিৱৰণ

মই আমি বুক কৰিব বিচাৰো এক ☐ কেলেৱল এফডি ☐ *নন-কেলেৱল ফিল্ড ডিপোজিট ☐ এনআৰঅ' কৰ সঞ্চয়কাৰী এফডি: (সময়সীমা-5 বছৰ লক-ইন)
ধনৰ কৰিমাণ মুদ্ৰা ভেলু তাৰিখ
(*ক্লিয়াৰ ফাপুৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি ভেলু তাৰিখ প্ৰদান কৰা হ'ব)
ধনৰ পৰিমাণ শব্দত
☐ নগদ[^] ☐ চেক নং @ তাৰিখ ডু' কৰা হৈছে বেংক শাখা
☐ মোৰ আৰবিএল একাউণ্ট নম্বৰ ডেবিট কৰক
সময়সীমা মাহ দিন সুতৰ হাৰ % (প্ৰ.ব.)
সুত পেআউটৰ বিকল্প ☐ পৰিপক্কতা ☐ মাহেকীয়া (মাহেকীয়া পেআউটৰ বাবে বেহাই হাৰ প্ৰযোজ্য হ'ব) ☐ ত্ৰিমাসিক ☐ বাৰ্ষিক
জ্বলত উল্লেখ কৰা অনুসৰি সুত পেআউট: ☐ কেলেণ্ডাৰ দিন ☐ জমা কৰা বাৰ্ষিকী
পৰিপক্কতাৰ নিৰ্দেশনাসমূহ: ☐ মূলধন আৰু সুত নবীকৰণ ☐ মূলধন নবীকৰণ আৰু পৰিশোধনীয় সুত পৰিশোধ ☐ নবীকৰণ নকৰিব - মূলধন আৰু সুত পৰিশোধ
সুত/পৰিপক্কতা পৰিশোধ কৰক ☐ ডিডি/পিঅ' অথবা ☐ একাউণ্ট নম্বৰ আইএফএছচি কোড
যদি আপুনি ফিল্ড ডিপোজিটৰ পৰিপক্কতাৰ ধন অন্য বেংকলৈ জমা দিব বিচাৰে তেন্তে হিতাধিকাৰী বেংকৰ বাতিল চেক আমাক প্ৰদান কৰক।
ছুইপ-ইন সুবিধাৰ নিৰ্দেশনা ☐ হয় ☐ নহয় আৰবিএল সঞ্চয় / চলিত একাউণ্ট নম্বৰ লিংক কৰক
কেলেৱল জমা ধন- গ্ৰাহকে আংশিক/সম্পূৰ্ণ ধন পৰিপক্কতাৰ পূৰ্বে উলিয়াব পাৰে।
কেলেৱল নোহোৱা জমা ধন - গ্ৰাহকে পৰিপক্কতাৰ পূৰ্বে উলিয়াব নোৱাৰে।
[^]একাউণ্ট খোলাৰ বাবে প্ৰাৰম্ভিক ধনৰ পৰিমাণ যদি নগদ হয়, তেনেহ'লে গ্ৰাহকে ব্যক্তিগতভাৱে শাখা পৰিদৰ্শন কৰিব লাগিব আৰু চৰকাৰী ৰচিদ প্ৰাপ্ত কৰিব লাগিব। (কেৱল চিএএছএৰ বাবে প্ৰযোজ্য)
@চেক একাউণ্ট পেয়ী হিচাপে ক্ৰছ কৰিব লাগিব আৰু 'আৰবিএল বেংক লিমিটেডক প্ৰদান কৰিব লাগিব। একাউণ্ট <আবেদনকাৰীৰ নাম>'
টোকা: i. যদি আমি ফিল্ড ডিপোজিটৰ মেয়াদ উকলি যোৱাৰ পূৰ্বে আপোনাৰ পৰা নিৰ্দিষ্ট নিৰ্দেশনা লাভ নকৰো, তেন্তে আমি ফিল্ড ডিপোজিটৰ মূল সময়সীমাৰ বাবে ডিপোজিটৰ পৰিপক্কতা/নবীকৰণৰ দিনটোত প্ৰচলিত সুতৰ প্ৰযোজ্য হাৰত ফিল্ড ডিপোজিট নবীকৰণ কৰিম। এফডিৰ সম্পূৰ্ণ আংশিক ধন পৰিপক্কতাৰ পূৰ্বে উলিওৱাৰ সময়ত এফডি প্ৰকৃতিতে বেংকত থকা সময়ছোৱাৰ বাবে প্ৰযোজ্য হাৰত সুত প্ৰদান কৰা হওব, 1% জৰিমনা বিহা হ'ব। ii. ছুইপ-ইন নিৰ্দেশনাৰ অধীনত পৰিপক্কতাৰ পূৰ্বে ধন উলিওৱাৰ বাবে, মেপ কৰা সঞ্চয়/চলিত একাউণ্টত থকা অপৰ্যাপ্ত বেলেঞ্চ সম্পূৰ্ণ কৰিবৰ বাবে প্ৰযোজ্য প্ৰাক পৰিপক্কতা দফাসমূহৰ সৈতে লাষ্ট ইন ফাৰ্ট আউট ভিত্তিত টাৰ্ম ডিপোজিট পৰিপক্কতাৰ পূৰ্বে ভাঙি পেলোৱা হ'ব। এই সুবিধা অনুমোদিত, যদিহে সঞ্চয়/চলিত একাউণ্ট আৰু ফিল্ড ডিপোজিট একাউণ্টত প্ৰথম একাউণ্টধাৰী জন একে হয়। এফডিৰ বিপৰীতে অ'ডি সুবিধা উপভোগ কৰা সঞ্চয়/চলিত একাউণ্টৰ ক্ষেত্ৰত, ছুইপ-ইন সুবিধাৰ অনুমতি প্ৰদান কৰা নহয়।

10. *ক্রেডিট সুবিধাৰ বিৱৰণ

গ্ৰাহক আগবাটেকিং (অনুগ্ৰহ কৰি যিকোনো এটা বিকল্প টিক কৰক)
☐ মই/আমি বেংকিং ব্যৱস্থাৰ কোনো বেংকৰ পৰা কোনো ধনৰ স্বৰ্ণৰ সুবিধা গ্ৰহণ কৰা নাই। ভৱিষ্যতে, যদি মই/আমি অন্য কোনো বেংকৰ পৰা কোনো ধনৰ স্বৰ্ণৰ সুবিধা লাভ কৰো, তেন্তে মই/আমি এনে স্বৰ্ণ সুবিধা লাভ কৰাৰ 7 দিনৰ ভিতৰত টেলুল ক'অনুসৰি সকলো সবিশেষৰ সৈতে আৰবিএল বেংকক অৱগত কৰিম।
☐ মই/আমি বেংকিং ব্যৱস্থা 5 কোটি টকাতকৈ কম স্বৰ্ণৰ সুবিধা লাভ কৰি আছো। বেংকিং ব্যৱস্থাৰ ভিতৰত উপলব্ধ স্বৰ্ণৰ সুবিধা 5 কোটি টকা বা ততোধিক হ'লে মই/আমি আৰবিএল অৱগত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো।
☐ মই/আমি ঘোষণা কৰোঁ যে মই/আমি আৰবিআইৰ বিজ্ঞপ্তি *অনুসৰি ব্যতিক্ৰম শ্ৰেণীৰ অন্তৰ্গত (ব্যতিক্ৰম তালিকাৰ বাবে টেলুল ষ্ট চাওক) যিটো হয়টো সময়ে সময়ে সংশোধন কৰা হয়।
☐ মই/আমি টেলুল কত উল্লেখ কৰা বিৱৰণ অনুসৰি অন্য বেংক/আৰবিএল বেংকৰ সৈতে স্বৰ্ণৰ সুবিধা লাভ কৰিছো আৰু ইয়াত প্ৰদান কৰা বিৱৰণৰ সঠিকতা নিশ্চিত কৰিছো।
☐ আৰবিআইৰ বিজ্ঞপ্তিৰ উল্লেখ কৰি, মই/আমি বুজি পাইছো যে চিচি/অ'ডি স্বৰ্ণগ্ৰহণকাৰীৰ য'ত বেংকিং ব্যৱস্থা সামগ্ৰিকভাৱে এক্সপোজাৰ 5 কোটি টকাতকৈ অধিক হয়, স্বৰ্ণগ্ৰহণকাৰীৰ কেৱল এটা বেংকতহে চলিত একাউণ্ট থাকিব পাৰে যদিহে বেংকৰ স্বৰ্ণৰ 10% তকৈ অধিক এক্সপোজাৰ থাকে (চিচি/অ'ডি ইয়াৰ এক অংশ হ'ব লাগে)। মই/আমি নিশ্চিত কৰোঁ যে মোৰ আন কোনো চলিত একাউণ্ট নাই আৰু আৰবিএল বেংকৰ চলিত একাউণ্টটো মোৰ একমাত্ৰ আৰু একচেটিয়া চলিত একাউণ্ট হিচাপে ৰাখিম।

*ব্যৱহাৰকাৰীৰ নাম	*ব্যৱহাৰকাৰীৰ স্বাক্ষৰ (স্টাম্পৰ সৈতে ক'লা চিহ্নহীৰে)	*যোগাযোগৰ বিৱৰণ	*চিআইবি অধিকাৰ (প্ৰযোজ্য অনুসৰি নিৰ্বাচন কৰক)																																																																																																																								
ব্যৱহাৰকাৰী 1		ইমেইল <table border="1" style="display: inline-table; vertical-align: middle;"><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr></table> আইডি <table border="1" style="display: inline-table; vertical-align: middle;"><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr></table> মোবাইল <table border="1" style="display: inline-table; vertical-align: middle;"><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr></table>																																																																																																																									☐ এক্সেস চাওক ☐ লেনদেনৰ এক্সেস- আৰম্ভকাৰী(নিৰ্মাতা) ☐ লেনদেনৰ এক্সেস- অনুমোদক (পৰীক্ষক) ☐ লেনদেনৰ এক্সেস-দৈত (নিৰ্মাতা আৰু পৰীক্ষক)
ব্যৱহাৰকাৰী 2		ইমেইল <table border="1" style="display: inline-table; vertical-align: middle;"><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr></table> আইডি <table border="1" style="display: inline-table; vertical-align: middle;"><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr></table> মোবাইল <table border="1" style="display: inline-table; vertical-align: middle;"><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr></table>																																																																																																																									☐ এক্সেস চাওক ☐ লেনদেনৰ এক্সেস- আৰম্ভকাৰী(নিৰ্মাতা) ☐ লেনদেনৰ এক্সেস- অনুমোদক (পৰীক্ষক) ☐ লেনদেনৰ এক্সেস-দৈত (নিৰ্মাতা আৰু পৰীক্ষক)
ব্যৱহাৰকাৰী 3		ইমেইল <table border="1" style="display: inline-table; vertical-align: middle;"><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr></table> আইডি <table border="1" style="display: inline-table; vertical-align: middle;"><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr></table> মোবাইল <table border="1" style="display: inline-table; vertical-align: middle;"><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr></table>																																																																																																																									☐ এক্সেস চাওক ☐ লেনদেনৰ এক্সেস- আৰম্ভকাৰী(নিৰ্মাতা) ☐ লেনদেনৰ এক্সেস- অনুমোদক (পৰীক্ষক) ☐ লেনদেনৰ এক্সেস-দৈত (নিৰ্মাতা আৰু পৰীক্ষক)
ব্যৱহাৰকাৰী 4		ইমেইল <table border="1" style="display: inline-table; vertical-align: middle;"><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr></table> আইডি <table border="1" style="display: inline-table; vertical-align: middle;"><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr></table> মোবাইল <table border="1" style="display: inline-table; vertical-align: middle;"><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr></table>																																																																																																																									☐ এক্সেস চাওক ☐ লেনদেনৰ এক্সেস- আৰম্ভকাৰী(নিৰ্মাতা) ☐ লেনদেনৰ এক্সেস- অনুমোদক (পৰীক্ষক) ☐ লেনদেনৰ এক্সেস-দৈত (নিৰ্মাতা আৰু পৰীক্ষক)
চিআইবিৰ বাবে পৰিচালনাৰ ধৰণ		☐ এককভাৱে/ভিন্নভাৱে ☐ বোৰ্ডৰ সিদ্ধান্ত অনুসৰি (অনুগ্ৰহ কৰি প্ৰযোজ্য অনুসৰি বোৰ্ডৰ প্ৰস্তাৱ (বিআৰ) / অংশীদাৰিত্ব পত্ৰ প্ৰদান কৰক) ☐ অন্যান্য <table border="1" style="display: inline-table; vertical-align: middle;"><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr><tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr></table>																																																																																																																									
অত্যাধিক ডেবিটৰ ধৰণ		☐ একাধিক ডেবিট - একাধিক ক্রেডিট ☐ একক ডেবিট - একাধিক ক্রেডিট																																																																																																																									

আমি আপোনাক অনুরোধ জনাও যে ওপৰত উল্লেখ কৰা বিষয়া / বাজিসকলক, তলত উল্লেখ কৰা ইয়াৰ সকলো একাউন্ট (সমূহ)ত ধন স্থানান্তৰকে খৰি লেনদেন চোৱা আৰু / বা পৰিচালনা আৰু সম্পন্ন কৰাৰ বাবে সময়ে সময়ে বেংকে নিজৰ ৱেবছাইট / কৰ্পৰেট ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে প্ৰদান কৰা অন্যান্য বিভিন্ন গ্ৰাহক সেৱা লাভ কৰিবৰ বাবে আমাৰ হৈ ‘আৰবিএল কৰ্পৰেট নেট বেংকিং সেৱা’ৰ অনুমোদিত ব্যৱহাৰকাৰী হিচাপে পঞ্জীয়ন কৰক।

ଅନୁଗ୍ରହ କବି ମନ କବକ:

- #সকলো অধিকার চিআইএফ স্বৰত প্ৰদান কৰা হয়।
 - যদি লেনদেনৰ অধিকাৰ প্ৰদান কৰিবলগীয়া হয়, তেন্তে অনুগ্ৰহ কৰি ইয়াত উল্লেখ কৰা উপযুক্ত সীমাৰ বিৱৰণৰ সৈতে এটা বিআৰ প্ৰদান কৰক।
 - যদি পৰিচালনাৰ ধৰণ একক হয়, অবিকল্পিত সীমা তলত উল্লেখ কৰা ধৰণে প্ৰযোজ্য হ'ব:

লেনদেন	সীমা
আৰবিএলৰ পৰা আৰবিএললৈ নিজৰ একাউন্ট হস্তান্তৰ	সীমাহীন
আৰবিএল / এনইএফটি / আৰটিজিএছৰ ভিতৰত তৃতীয় পক্ষৰ হস্তান্তৰ	ভাৰতীয় মুদ্রা 5 কোটি
আইএমপিএছ প্ৰতি দিন আৰু প্ৰতি লেনদেন	ভাৰতীয় মুদ্রা 5 লাখ
 - ব্যৱহাৰকাৰী হিচাপে অন্তত: এক অনন্য আৰম্ভকাৰী আৰু অনুমোদক বা এক বৈত ব্যৱহাৰকাৰী থাকিব লাগে।
 - বৰ্তমান বিজবেঞ্চ এপ কেৱল চিআইবি চেকাৰসকলৰ বাবেহে উপলব্ধ।

অতিবিক্ত এফএটিচিএ আৰু চিআৰএছ তথ্যকে ধৰি চূড়ান্ত হিতাধিকাৰীৰ বিৱৰণ (সম্পূৰ্ণতাৰ বাবে অনুগ্রহ কৰি অন্য উল্লেখসমূহ অন্তৰ্ভুক্ত কৰক)

১. সভাৰ নাম:	২. গ্ৰাহক আইডি:	
৩. কৰ বাসিন্দাৰ ঠিকনা (চহৰ, ৰাজ্য, দেশ আৰু পিনকোড অন্তৰ্ভুক্ত কৰিব):		
৪. একত্ৰীকৰণৰ দেশ:	৫. একত্ৰীকৰণৰ চহৰ:	
৬. সত্তা চিনাক্তকৰণ নথিপত্ৰ আৰু নম্বৰ: (উদাহৰণ একত্ৰীকৰণৰ প্ৰমাণপত্ৰ, ভিএটি নং. আদি)		
৭. চিনাক্তকৰণ নথিপত্ৰৰ বাবে জাৰি কৰা দেশ:		
৮. শ্ৰতিবেদনৰ উদ্দেশ্যৰ বাবে সভাৰ ধৰণ: (অনুগ্ৰহ কৰি যিকোনো ১ টা টিক কৰক)		
☐ a) বিত্তীয় প্ৰতিষ্ঠান ১ (যদি হয়, তেন্তে অনুগ্ৰহ কৰি অংশ A পূৰণ কৰক)		
☐ b) প্ৰত্যক্ষ প্ৰতিবেদন কৰা এনএফই (যদি হয়, তেন্তে অনুগ্ৰহ কৰি অংশ A পূৰণ কৰক) (এক প্ৰত্যক্ষ প্ৰতিবেদনৰ অৰ্থ হ'ল এনে এনএফই যাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে ইয়াৰ আমেৰিকান মালিকৰ বিষয়ে তথ্য আইআৰএছক প্ৰতিবেদন দিবলৈ বাছি লয়)		
☐ c) সত্তাটো ৰাজহুৱাভাৱে ব্যৱসায় কৰা সত্তা ৰাজহুৱাভাৱে ব্যৱসায় কৰা কোম্পানীটোৰ সম্পৰ্কীয় সত্তা নেকি ২ (যদি হয়, তেন্তে অনুগ্ৰহ কৰি অংশ B.1/B.2 পূৰণ কৰক)		
☐ d) সত্তাটো এটা নিষ্ক্ৰিয় অবিভীয়া সত্তা নেকি ৩ (যদি হয়, তেন্তে অনুগ্ৰহ কৰি অংশ B.4 আৰু অংশ ষ্ট পূৰণ কৰক)		
☐ e) সত্তাটো এটা সক্ৰিয় অবিভীয়া সত্তা নেকি ৪ (পইণ্ট নং a,b,c আৰু d ৰ বাহিৰে সকলো সত্তা)		

*সত্তাৰ প্ৰকাৰ নিৰ্বাচনৰ বাবে আপোনাৰ কৰ পৰামৰ্শদাতাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক।

অনুগ্রহ কৰি প্ৰযোজ্য কৰ আৱাসী ঘোষণাপত্ৰত টিক কৰক: (যিকোনো এটা)

☐ সত্তা ভাৰতৰ কৰ বাসিন্দা আৰু আন কোনো দেশৰ কৰ বাসিন্দা নহয় বা

☐ সত্তা হৈছে তলৰ তালিকাত উল্লেখ কৰা দেশ / দেশসমূহৰ কৰ বাসিন্দা

অনুগ্রহ কৰি কৰ উদ্দেশ্যৰ বাবে সত্তা যিখন দেশ / দেশসমূহৰ বাসিন্দা সেই সকলো দেশৰ আৰু সংশ্লিষ্ট কৰ আইডি নম্বৰ তলত উল্লেখ কৰক:

দেশ	কৰ চিনাক্তকৰণ নম্বৰ %	চিনাক্তকৰণৰ ধৰণ (টিআইএন বা অন্যান্য %, অনুগ্রহ কৰি নিৰ্দিষ্ট কৰক)

% যদি কৰি চাক্ষুণ্য নম্বৰ (“টিআইএন”) উপলব্ধ নহয়, তেন্তে দয়া কৰি কাৰ্য্যকৰী সমতুল্য প্ৰদান কৰক।
যদি আপুনি কৰ বসিন্দা হোৱা দেশখনে এনে চাক্ষুণ্য প্ৰদান কৰে, তেন্তে টিআইএন বা কাৰ্য্যকৰী সমতুল্য যোগান ধৰাটো বাধ্যতামূলক। যদি এতিয়াও কোনো টিআইএন উপলব্ধ হোৱা নাই বা এতিয়াও দিয়া হোৱা নাই, তেন্তে অনুগ্ৰহ কৰি এক ব্যাখ্যা দিব আৰু ইয়াক পূ-পত্ৰৰ সৈতে সংলগ্ন কৰক।

12 *এফএটিচিএ / চিআৰএছ ঘোষণা (অব্যাহত...)

যদি সত্তাৰ একত্ৰীকৰণ দেশ / কৰ বাসস্থান আমেৰিকান হয়, কিন্তু সত্তা কোনো নিৰ্দিষ্ট আমেৰিকান ব্যক্তি নহয়, তেন্তে ইয়াৰ সত্তাৰ বেহাই ক'ড উল্লেখ কৰক (তলত উল্লেখ কৰা তালিকা চাওক):

- 1 - সংজ্ঞাসমূহৰ 1 নং. অংশ চাওক
- 2 - সংজ্ঞাসমূহৰ 2a অংশ চাওক
- 3 - সংজ্ঞাসমূহৰ 3 নং. অংশ চাওক
- 4 - সংজ্ঞাসমূহৰ 2c অংশ চাওক

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব'ৰ্ডে আয়কৰ নিয়ম, 1962 ৰ অংশ হিচাপে নিয়ম 114এফ ৰপৰা 114 এইচলৈকে অধিসূচনা জাৰি কৰিছে, যি নিয়ম অনুসৰি বেংকৰ দৰে বিত্তীয় প্ৰতিষ্ঠানসমূহে আমাৰ সকলো একাউন্টধাৰীৰ অতিৰিক্ত ব্যক্তিগত, কৰ আৰু লাভাৰান মালিকৰ তথ্য আৰু কিছুমান প্ৰমাণপত্ৰ নথিপত্ৰ বিচাৰিব লাগিব। প্ৰাসংগিক ক্ষেত্ৰত, কৰ কতৃপক্ষ / নিযুক্ত সংস্থাক তথ্য অৱগত কৰিব লাগিব। অনুসৰণৰ দিশত, আমি একাউন্টৰ পৰা উপযুক্তভাৱে ধৰি ৰখা বা ইয়াৰ সৈতে জড়িত যিকোনো উপাৰ্জন নিশ্চিত কৰাৰ উদ্দেশ্যে যিকোনো প্ৰতিষ্ঠান যেনে ধৰি ৰখা এজেন্সীক তথ্য প্ৰদান কৰিবলগীয়া হ'ব পাৰে।

যদি আপুনি প্ৰদান কৰা কোনো তথ্যত কোনো ধৰণৰ পৰিৱৰ্তন হয়, তেন্তে অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি আমাক তৎকালীনভাৱে, অৰ্থাৎ 30 দিনৰ ভিতৰত পৰামৰ্শ প্ৰদান কৰিব।

যদি আপোনাৰ কৰ আৱাস সম্পৰ্কে কোনো প্ৰশ্ন আছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ কৰ উপদেষ্টাৰ সৈতে যোগাযোগ কৰক। যদি আপুনি আমেৰিকাৰ নাগৰিক বা বাসিন্দা বা গ্ৰীণ কাৰ্ডধাৰী হয়, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ আমেৰিকাৰ কৰ পৰিচয় নম্বৰৰ সৈতে বিদেশী দেশৰ তথ্য ক্ষেত্ৰত আমেৰিকা অন্তৰ্ভুক্ত কৰক।

প্ৰমাণীকৰণ

মই এই প্ৰ-পত্ৰৰ তথ্যৰ প্ৰয়োজনীয়তা বুজি পাইছোঁ (এফএটিচিএ / চিআৰএছ নিৰ্দেশনাৰ সৈতে পঢ়ক) আৰু ইয়াৰ দ্বাৰা নিশ্চিত কৰিছোঁ যে এই প্ৰ-পত্ৰত মোৰ দ্বাৰা প্ৰদান কৰা তথ্যসমূহ সত্য, শুদ্ধ আৰু সম্পূৰ্ণ। মই এইটোও নিশ্চিত কৰিছোঁ যে মই এফএটিচিএ / চিআৰএছ পঢ়ি বুজি পাইছোঁ।

চৰ্ত আৰু নিয়ম আৰু ইয়াৰ দ্বাৰা একেখিনি স্বীকাৰ কৰিছোঁ।

নাম: _____ পদবী: _____
তাৰিখ:

D	D	M	M	Y	Y	Y	Y
---	---	---	---	---	---	---	---

 স্থান: _____ স্বাক্ষৰ: _____

(i) আমেৰিকাৰ ব্যক্তিৰ বাবে বেহাইৰ সংহিতা

কোড	উপ-শ্ৰেণী
A	ধাৰা 501 (a) ৰ অধীনত কৰ বেহাই পোৱা সংস্থা বা ধাৰা 7701(a)(37)ত সংজ্ঞায়িত কৰা যিকোনো ব্যক্তিগত অৱসৰ পৰিকল্পনা।
B	আমেৰিকা বা ইয়াৰ যিকোনো সংস্থা বা ইনষ্ট্ৰুমেণ্টেলিটিজ।
C	এখন ৰাজ্য, কলম্বিয়া জিলা, আমেৰিকাৰ এক দখল, বা তেওঁলোকৰ যিকোনো ৰাজনৈতিক মহকুমা বা ইনষ্ট্ৰুমেণ্টেলিটিজ।
D	এটা নিগম, যাৰ ষ্টক নিয়মিতভাৱে এটা বা ততোধিক প্ৰতিষ্ঠিত ছিকিউৰিটিজ বজাৰত ব্যৱসায় কৰা হয়, যিটো 1.1472-1 (c)(1)(i) ৰ সন্দৰ্ভত বৰ্ণনা কৰা হৈছে।
E	ধাৰা 1.1472-1(c)(1)(i) ৰ সন্দৰ্ভত বৰ্ণনা কৰা নিগমৰ সৈতে একেটা সম্প্ৰসাৰিত পোৰ্টৰ সদস্য।
F	আমেৰিকা বা যিকোনো ৰাজ্যৰ আইন অনুসৰি পঞ্জীয়নভুক্ত ছিকিউৰিটিজ, পণ্য বা ডিৰাইভেটিভ বিত্তীয় যন্ত্ৰৰ (কাল্পনিক মূল চুক্তি, ভৱিষ্যত, ফৰৱাৰ্ড আৰু বিকল্পকে ধৰি) এজন ব্যৱসায়ী।
G	এক ৰিয়েল ইষ্টেট বিনিয়োগ ট্ৰাষ্ট।
H	ধাৰা 851 ত সংজ্ঞায়িত কৰা নিয়ন্ত্ৰিত বিনিয়োগ কোম্পানী বা 1940 চনৰ বিনিয়োগ কোম্পানী আইন অনুসৰি কৰ বৰ্ষৰ ভিতৰত সকলো সময়তে পঞ্জীয়ন কৰা সত্তা।
I	ধাৰা 584 (a) ত সংজ্ঞায়িত কৰা অনুসৰি এক সাধাৰণ ট্ৰাষ্ট ফাণ্ড।
J	ধাৰা 581 ত সংজ্ঞায়িত কৰা এটা বেংক
K	এজন দালাল
L	ধাৰা 668 ৰ অধীনত কৰ বেহাই পোৱা বা ধাৰা 4947(a)(1) ত বৰ্ণনা কৰা ট্ৰাষ্ট।
M	ধাৰা 403 (b) পৰিকল্পনা বা ধাৰা 457(g) পৰিকল্পনাৰ অধীনত কৰ বেহাইপ্ৰাপ্ত ট্ৰাষ্ট।

13. পৰিচালক / অংশীদাৰ / জ্যেষ্ঠ ব্যৱস্থাপনা ব্যক্তি* / ট্ৰাষ্টী, লেখক, বসতি স্থাপনকাৰী, ৰক্ষক, হিতাধিকাৰীৰ তালিকা

তাৰিখ:

D	D	M	M	Y	Y	Y	Y
---	---	---	---	---	---	---	---

প্ৰতি

শাখা পৰিচালক,

_____ শাখা

আৰবিএল বেংক লিমিটেড

বিষয়: আৰবিএল বেংক লিমিটেডৰ _____ শাখাৰ সৈতে _____ একাউন্ট খোলা

প্ৰিয় মহোদয়,

এইটো _____ হিচাপে সংবিধান থকা মেছাৰ্ছ _____ ৰ একাউন্ট খোলাৰ সন্দৰ্ভত। অনুগ্ৰহ কৰি ওপৰত উল্লেখ কৰা একাউন্টৰ বাবে পৰিচালক / অংশীদাৰ / জ্যেষ্ঠ ব্যৱস্থাপনা ব্যক্তি* / ট্ৰাষ্টী, লেখক, বসতি স্থাপনকাৰী, ৰক্ষক, হিতাধিকাৰীৰ তলত দিয়া তালিকাৰ পৰা বিচাৰি লওক:

এছআৰ#	নাম	সম্পৰ্ক (অৰ্থাৎ পৰিচালক / অংশীদাৰ / জ্যেষ্ঠ ব্যৱস্থাপনা ব্যক্তি* / ট্ৰাষ্টী, লেখক, বসতি স্থাপনকাৰী, ৰক্ষক (যদি আছে), ট্ৰাষ্টৰ হিতাধিকাৰী)	পদবী (যদি আছে)

সসন্মানে,

গ্ৰাহকৰ নাম আৰু ছীল

(এমচিপি অনুসৰি স্বাক্ষৰ)

টোকা: ওপৰৰ তালিকাখনত সংস্থাটোৰ সংবিধান অনুসৰি তলত উল্লেখ কৰা বিৱৰণসমূহ থাকিব লাগে

- ব্যক্তিগত / ৰাজহুৱা সীমিত কোম্পানী / একক ব্যক্তি কোম্পানী (অ'পিচি): কোম্পানীৰ ক্ষেত্ৰত জ্যেষ্ঠ ব্যৱস্থাপনা* আৰু পৰিচালকৰ নাম ব্ৰহ্মাত্মক।
- অংশীদাৰিত্ব ফৰ্ম / সীমিত দায়বদ্ধতা অংশীদাৰিত্ব: সকলো অংশীদাৰৰ নাম ব্ৰহ্মাত্মক।
- ট্ৰাষ্ট: ট্ৰাষ্টৰ হিতাধিকাৰী, ট্ৰাষ্টী, বসতি স্থাপনকাৰী, ৰক্ষক (যদি আছে) আৰু লেখকৰ নাম প্ৰয়োজনীয়।

*জ্যেষ্ঠ ব্যৱস্থাপনাৰ অৰ্থ হৈছে শীৰ্ষতম কাৰ্যবাহী ব্যৱস্থাপনা / উচ্চ ব্যৱস্থাপনা অৰ্থাৎ সংস্থা এটাৰ উচ্চতম পৰ্যায়ৰ পৰিচালনা ব্যক্তি, যিসকলৰ সেই সংস্থাটো পৰিচালনা কৰাৰ দৈনন্দিন কাৰ্য্য থাকে।

14. অংশীদারিত্বৰ ঘোষণা

তাৰিখ:

আমি, তলৰ স্বাক্ষৰকাৰীসকলে ইয়াৰ দ্বাৰা ঘোষণা কৰোঁ যে আমি মেছাৰ্ছ (COMPANY NAME) (কোম্পানীৰ নাম) ৰ নাম আৰু শৈলীত ব্যৱসায় চলাই থকা প্রতিষ্ঠানটোৰ অংশীদাৰ।

আমি আপোনাক অনুৰোধ কৰিছো, যে আপোনাক লিখিতভাৱে যেতিয়ালৈকে অৱগত কৰা নহয়, সেই পৰ্যন্ত আমাক উক্ত ফৰ্মৰ অংশীদাৰ হিচাপে গণ্য কৰিব আৰু ফৰ্মৰ হৈ আমাৰ নিজ নিজ স্বাক্ষৰক সন্মান কৰিব।

আমি, ইয়াৰোপৰি আৰু ঘোষণা কৰোঁ যে সকলো অংশীদাৰ আপোনাৰ বাবে দায়বদ্ধ হ'ব: যিকোনো ব্যক্তি (ফৰ্ম আৰু / বা ইয়াৰ উত্তৰাধিকাৰী আৰু যিকোনো কাৰণত নিযুক্তি দিয়া ব্যক্তিৰ কোনো পৰিৱৰ্তন সহ কৰা নহ'ব)।

আপোনাৰ কিতাপত ফৰ্মৰ নামত বাকী থকা যিকোনো বাধ্যবাধকতাৰ ওপৰত আৰু এনে সকলো বাধ্যবাধকতা লিখুইডেট নোহোৱা পৰ্যন্ত আমি সয়াৰ দ্বাৰা ভাৰতীয় অংশীদাৰিত্ব আইন (আইপিএ), 1932 ৰ অধীনত পঞ্জীয়ন কৰাৰ প্রতিশ্ৰুতি প্ৰদান কৰিছো।

যদিহে ফৰ্মখনে ভাৰতীয় অংশীদাৰিত্ব আইন (আইপিএ), 1932 ৰ অধীনত ফৰ্ম হিচাপে পঞ্জীয়ন কৰিছে, তেন্তে পঞ্জীয়নৰ প্ৰমাণপত্ৰৰ প্ৰমাণিত এক প্রতিলিপি সংলগ্ন কৰা হয়।

আমি আপোনাক ইয়াত উল্লেখ কৰা সকলো বিষয়ৰ বাবে অনুৰোধ আৰু কৰ্তৃত্ব প্ৰদান কৰোঁ, উক্ত একাউন্টৰ পৰিচালনাৰ ক্ষেত্ৰত ফৰ্মৰ উক্ত অংশীদাৰসকলৰ স্বাক্ষৰ(সমূহ)ৰ অধীনত কাৰ্যকলাপ আৰু নিৰ্দেশনাসমূহৰ সন্দৰ্ভত, বেংকৰ সৈতে ফৰ্মখনে কৰা চেনেল আৰু সকলো চেকৰ নিশ্চয়তা বা অন্যান্য আৰ্ডাৰৰ জৰিয়তেও, যিবোৰ ড্ৰ কৰিব পৰা যায় বা ফৰ্মৰ হৈ নোট বা আলোচনাযোগ্য ইন্সট্ৰুমেন্ট পাছ কৰিব পৰা যায় বা আপোনাৰ মালিকানাধীন ধন ফৰ্মলৈ ৰচিদ দিলে আৰু এনে চেক ডেবিট হ'ব পাৰে, আপোনাৰ সৈতে ফৰ্মৰ একাউন্টলৈ নিশ্চয়তা, আৰ্ডাৰ, বিল, নোট বা আলোচনাযোগ্য ইন্সট্ৰুমেন্ট প্ৰদান কৰা হয়, সেয়া একাউন্ট বা একাউন্টসমূহ আপাতত: ক্রেডিট বা আভাৰড্ৰাফ্ট কৰা হয় বা আভাৰড্ৰাফ্ট হ'ব পাৰে, যাৰ প্রতি লক্ষ্য ৰাখি আমি আভাৰড্ৰাফ্ট আৰু সুতৰ পৰিশোধৰ বাবে যৌথভাৱে আৰু পৃথকে পৃথকে দায়বদ্ধ হ'বলৈ সন্মত হৈছো।

আমি ইয়াৰ দ্বাৰা প্রতিশ্ৰুতি দিছো যে, ফৰ্মখনৰ সংবিধান সলনি হ'লে বা ফৰ্মৰ বিলুপ্তিৰ ক্ষেত্ৰত, আমি সংবিধান বা ভংগৰ এনে কোনো পৰিৱৰ্তন বা ভংগ হোৱাৰ বিষয়ে প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে লিখিতভাৱে বেংকক পৰ্যাপ্ত জাননী প্ৰদান কৰিম। একাউন্ট খোলাৰ সময়ত জমা কৰা নথিপত্ৰ আৰু ইয়াৰ বিষয়বস্তু সত্য আৰু শুদ্ধ।

ঘোষণা: গোট বেংকিং, মোবাইল বেংকিং, চেভিংছ / চলিত / ডিপোজিট একাউন্ট আৰু ডেবিট কাৰ্ডৰ ক্ষেত্ৰত প্ৰযোজ্য চৰ্ত আৰু নিয়মসমূহ পঢ়িছো আৰু সেই একেখিনি গ্ৰহণ কৰিছো বুলি নিশ্চিত কৰিছো।

নাম:		
স্বাক্ষৰ (ফৰ্মৰ ষ্টাম্পৰ সৈতে)	সহযোগী	সহযোগী

15. ঘোষণা

মই / আমি ভাৰতৰ বাসিন্দা। মই / আমি ঘোষণা কৰোঁ যে মোৰ / আমাৰ দ্বাৰা প্ৰদান কৰা তথ্য সত্য আৰু শুদ্ধ। মই / আমি, তলত স্বাক্ষৰকাৰীসকলে বেংকৰ ৱেবছাইট www.rblbank.com ত প্ৰকাশিত চৰ্ত আৰু নিয়ম পঢ়িছো আৰু সকলো বিধান মানি চলিবলৈ আৰু বান্ধ খাই থাকিবলৈ সন্মত হৈছো, যিয়ে মোৰ / আমাৰ সকলো একাউন্ট খোলা ক্ষেত্ৰত, বৰ্তমান আৰু ভৱিষ্যতে আৰবিএলৰ সৈতে বেংক আৰু এটিএম / ডেবিট কাৰ্ড / মোবাইল বেংকিং / ইন্টাৰনেট বেংকিং / ফোনকে ধৰি বিভিন্ন সেৱাৰ সৈতে জড়িত কিন্তু ইয়াৰ মাজতে সীমাবদ্ধ নোহোৱা বেংকিং / বিল পৰিশোধৰ সুবিধা আদি নিয়ন্ত্ৰণ কৰে। মই / আমি বুজি পাওঁ যে বেংকে নিজৰ একমাত্ৰ বিবেচনা অনুসৰি মোক / আমাক কোনো জাননী নিদিয়াকৈ যিকোনো সেৱা সম্পূৰ্ণভাৱে বা আংশিকভাৱে বন্ধ কৰিব পাৰে। মই এই কথাত সন্মত যে বেংকে সময়ে সময়ে প্ৰযোজ্য অনুসৰি সেৱা চাৰ্জৰ বাবে মোৰ একাউন্ট ডেবিট কৰিব পাৰে। মই / আমি এই কথাত সন্মত যে যদি মোৰ / আমাৰ অনুৰোধত পৰিপক্কতাৰ পূৰ্বে ধন উলিওৱাৰ অনুমতি প্ৰদান কৰা হয়, তেন্তে ভাৰতীয় বেংক / ভাৰতীয় ৰিজাৰ্ভ বেংকে সময়ে সময়ে নিৰ্ধাৰণ কৰা প্ৰচলিত নিয়ম অনুসৰি জমা ধনৰ সূত পৰিশোধৰ অনুমতি প্ৰদান কৰা হ'ব পাৰে। মই / আমি বেংক বা ইয়াৰ এজেন্টসকলক প্ৰয়োজন অনুসৰি ৰেফাৰেন্স / অনুসন্ধান কৰিবলৈ আৰু প্ৰয়োজনীয় বা উপযুক্ত বুলি বিবেচিত হোৱা ক্রেডিট ব্যৱহাৰ / বিধিগত সংস্থা / অন্য এজেন্সীৰ সৈতে যিকোনো / সকলো তথ্য বিনিময় / ভাগ-বতৰা / অংশগ্ৰহণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছো। মই / আমি ইয়াৰ দ্বাৰা নিশ্চিত কৰোঁ যে আৰবিএল বেংকত একাউন্ট খোলাৰ বাবে মোৰ / আমাৰ দ্বাৰা প্ৰদান কৰা মোবাইল নম্বৰ আৰু ই-মেইল আইডি ইতিমধ্যে আৰবিএল বেংকত থকা আন কোনো একাউন্টত পঞ্জীয়ন কৰা হোৱা নাই। যদি এনে কোনো একাউন্ট থকা দেখা পোৱা যায়, তেন্তে নতুন একাউন্টটো খোলা নহ'বও পাৰে বা একাউন্টটো ফ্ৰীজ হোৱা বুলি চিহ্নিত হ'ব।

মোৰ / আমাৰ দ্বাৰা প্ৰদান কৰা সবিশেষৰ যিকোনো পৰিৱৰ্তনৰ বিষয়ে মই / আমি আপোনাক তৎক্ষণাত অৱগত কৰাৰ প্রতিশ্ৰুতি প্ৰদান কৰিছো। যদি কোনো তথ্য মিছা, অসত্য, বিভ্ৰান্তিকৰ বা ভুলকৈ উপস্থাপন কৰা বুলি ধৰা পৰে, তেন্তে মই / আমি জানো যে ইয়াৰ বাবে মই / আমি দায়ী হ'ব পাৰো।

মই / আমি ইয়াৰ দ্বাৰা আমাৰ যোগাযোগৰ ঠিকনা বা সংবিধানৰ যিকোনো পৰিৱৰ্তনৰ বিষয়ে আৰবিএল বেংকক অৱগত কৰাৰ প্রতিশ্ৰুতি প্ৰদান কৰিছো আৰু আমাৰ একাউন্টৰ ক্ষেত্ৰত বা এটা শাখাৰ পৰা আন এটা শাখালৈ স্থানান্তৰিত হ'লে মই / আমি ঠিকনাৰ প্ৰমাণ দাখিল কৰিম।

মই / আমি নিশ্চিত আৰু ঘোষণা কৰোঁ যে আমাক কোনো প্ৰযোজ্য আইনী, নিয়ন্ত্ৰণমূলক, চুক্তিবদ্ধ বা অন্য কোনো বিধানৰ দ্বাৰা একাউন্ট খোলা আৰু / বা ৰক্ষণাবেক্ষণ কৰা বা আন কোনো ধৰণে আৰবিএল বেংকৰ সৈতে লেনদেন কৰাত নিষেধাজ্ঞা / বাধা / নিষিদ্ধ কৰা হোৱা নাই।

মই / আমি, ইয়াৰ দ্বাৰা স্বীকাৰ কৰিছো আৰু দৃঢ়তাৰে কওঁ যে মই / আমি কোনো তৃতীয় পক্ষ / গ্ৰাহকৰ সৈতে কোনো ধৰণৰ অপ্ৰকাশিত চুক্তিৰ দ্বাৰা বান্ধ খাই থকা নাই, যিয়ে মোক / আমাক আৰবিএল বেংকক কানো লেনদেন আৰু গ্ৰাহকৰ সবিশেষ প্ৰকাশ কৰাত বাধা দিয়ে আৰু ইয়াৰোপৰিও, প্ৰযোজ্য আইনী আৰু নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তা অনুসৰি আৰবিএল বেংকে প্ৰয়োজনীয় গ্ৰাহকৰ যিকোনো প্ৰয়োজনীয় তথ্য প্ৰদান কৰিবলৈ সন্মত হৈছে।

ডেবিট কাৰ্ডৰ বাবে: মই / আমি, ইয়াৰ দ্বাৰা বেংকক মোক / আমাক জাননী অবিহনে, বেংকৰ পৰা লাভ কৰা একাউন্ট সম্পৰ্কীয় সেৱা আৰু পণ্যৰ সন্দৰ্ভত নিষ্পাদন কৰা আবেদন প্ৰ-পত্ৰ (সমূহ) / স্বাক্ষৰিত নথিপত্ৰত প্ৰদান কৰা তথ্য, কেৱাইচি তথ্যৰ বাবে বেংকৰ শাখা / সহযোগী কোম্পানী / সংযুক্ত প্রতিষ্ঠান, সেৱা প্ৰদানকাৰী, অন্য বেংক / বিভীষ প্রতিষ্ঠান, চৰকাৰী বা নিয়ন্ত্ৰণ কৰ্তৃপক্ষ বা তৃতীয় পক্ষলৈ সত্যাপন, বা বেংকে উপযুক্ত বুলি ভবা অন্য আনুষঙ্গিক উদ্দেশ্যৰ বাবে প্ৰকাশ কৰিবলৈ অনুমোদন আৰু সন্মতি দিওঁ। মই / আমি ইয়াৰ দ্বাৰা চুক্তিৰ গোপনীয়তা আৰু গোপনীয়তাৰ বিশেষাধিকাৰ স্পষ্টভাৱে ত্যাগ কৰিছো।

একাউন্ট ভিত্তিক সম্পৰ্ক স্থাপনৰ সময়ত আৰু তাৰ পিছত মোৰ / আমাৰ দ্বাৰা দাখিল কৰা কেৱাইচি নথিপত্ৰ / তথ্যত কোনো ধৰণৰ আপডেট হোৱাৰ ক্ষেত্ৰত, প্ৰয়োজন অনুসৰি মই / আমি এনে নথিপত্ৰসমূহ আপডেট হোৱাৰ ত্ৰিশ (30) দিনৰ ভিতৰত বেংকত দাখিল কৰিম।

মই / আমি ইয়াৰ দ্বাৰা চিক্ৰেইট পঞ্জীয়নত প্ৰয়োজনীয় তথ্য আপলোড কৰিবলৈ সন্মতি দিছো। মই ইয়াৰ দ্বাৰা মোৰ পৰিচয় আৰু ঠিকনা পৰীক্ষণৰ উদ্দেশ্যে চিক্ৰেইট পঞ্জীয়নৰ পৰা মোৰ ৰেকৰ্ডসমূহ ডাউনলোড আৰু সংৰক্ষণ কৰিবলৈ মোৰ সন্মতি প্ৰদান কৰিছো। মই বুজিছ পাওঁ যে মোৰ কেৱাইচি ৰেকৰ্ডত মোৰ কেৱাইচি ৰেকৰ্ড / ব্যক্তিগত তথ্য যেনে মোৰ নাম, ঠিকনা, জন্ম তাৰিখ, পেন নম্বৰ ইত্যাদি অন্তৰ্ভুক্ত কৰা হয়।

a. আৰবিএল বেংকে আপোনালৈ আৰবিএল বেংকৰ দ্বাৰা প্ৰদান কৰা পণ্য, সেৱা বা প্ৰচাৰমূলক অফাৰৰ বিষয়ে অৱগত কৰিবলৈ আৰবিএল বেংকে নিজাববীয়াকৈ আৰু সহযোগীতাৰে বা অংশীদাৰ / তৃতীয় পক্ষৰ সৈতে টাই-আপৰ মাধ্যমেৰে বিপণন তথ্য প্ৰেৰণ কৰিবলৈ / যোগাযোগ কৰিবলৈ সময়ে সময়ে আবেদন প্ৰ-পত্ৰত আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিব বিচাৰে। আপোনাৰ পছন্দ উল্লেখ কৰি আপুনি আৰবিএল বেংকক এছএমএছ, ফোন কল আৰু ই-মেইলৰ জৰিয়তে আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ অনুমতি প্ৰদান কৰে বা অস্বীকাৰ কৰে:

☐ হয়, বেংকে মোক যোগাযোগ কৰিব পাৰে ☐ নহয়, বেংকে মোক যোগাযোগ কৰিব নোৱাৰে

b. মই/আমি বেংকক মোৰ/আমাৰ পৰা অধিক নিৰ্দিষ্ট সন্মতি বা অনুমোদন অবিহনে, মোৰ/আমাৰ সৈতে জড়িত তথ্য/ডেটা/সেৱা প্ৰদানকাৰী/সহায়ক কোম্পানী/আৰবিএল বেংকৰ সংযুক্ত/যৌথ উদ্যোগ/ যি কোনো ব্যক্তি যাৰ সৈতে বেংকে প্ৰৱেশ কৰিছে/প্ৰস্তাৱ দিছে, বেংকে আগবঢ়োৱা যিকোনো সামগ্ৰী/সেৱা বিপণন/অফাৰ/বিক্ৰীৰ উদ্দেশ্যে 'সেৱা/পণ্য' গ্ৰুপ কোম্পানী/সহযোগীসকলক ভাগ-বতৰা কৰা, প্ৰাশ কৰা, বিনিময় বা ব্যৱহাৰ কৰিবলৈ যিকোনো ধৰণে কৰ্তৃত্ব প্ৰদান কৰিছো।

☐ হয় ☐ নহয়, মই কোৱা তথ্য/ডেটা স্বেয়াৰ, প্ৰকাশ, বিনিময় বা ব্যৱহাৰ কৰিবলৈ সন্মতি প্ৰদান নকৰো।

☐ অনুমোদিত স্বাক্ষৰকাৰী/হিতাধিকাৰী/পিঅ'এৰ কেৱাইচিৰ কোনো পৰিৱৰ্তন নহয়।

☐ সত্তাৰ কেৱাইচি তথ্যৰ বৰ্তমানৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নহয়।

'বিদেশী অৱদান (নিয়ন্ত্ৰণ) আইন, 2010 আৰু বিদেশী অৱদান (নিয়ন্ত্ৰণ) নিয়ম, 2011' ৰ অধীনত ঘোষণা

☐ মই / আমি নিশ্চিত কৰোঁ যে নিয়মীয়া কাৰ্যকলাপৰ অংশ হিচাপে মই / আমি বিদেশৰ পৰা কোনো বিদেশী বৰঙণি লাভ নকৰো আৰু ভৱিষ্যতে যদি আমি এনে কোনো অৱদান লাভ কৰো তেন্তে আমি পৰ্যাপ্ত জাননীৰ দ্বাৰা বেংকক আগতীয়াকৈ জনাই দিম বা

☐ মই / আমি নিশ্চিত কৰোঁ যে নিয়মীয়া কাৰ্যকলাপৰ অংশ হিচাপে মই / আমি বিদেশৰ পৰা বিদেশী অৱদান লাভ কৰো। এনে এফচিআৰএ ক্রেডিটৰ বাবে বিশেষভাৱে খেল্লা বেংকৰ সৈতে এফচিআৰএ একাউন্টত বিদেশী বৰঙণি জমা কৰাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা পৃথক অনুমোদন বিচৰা হৈছে আৰু মই / আমি এই বিষয়ে আৰবিএল বেংকৰ একাউন্টত নিশ্চিত কৰিছো।

1. 'অন্য এফচিআৰএ একাউন্ট' খোলাৰ বাবে আমি এছবিআই নতুন দিল্লীৰ মূল শাখাত থকা আমাৰ 'এফচিআৰএ একাউন্ট'ৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা প্ৰাপ্ত কৰা অনুমোদন দাখিল কৰিম আৰু 'এফচিআৰএ ইউটিলাইজেশ্বন একাউন্ট' খোলাৰ বাবে আমি এছবিআই নতুন দিল্লীৰ মূল শাখাত থকা 'এফচিআৰএ একাউন্ট'ৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা প্ৰাপ্ত কৰা অনুমোদন দাখিল কৰিম আৰু 'অন্য এফচিআৰএ একাউন্ট', যদি খোলা হয়, তেন্তে বিদেশী অৱদান (নিয়ন্ত্ৰণ) আইন, 2010 আৰু ইয়াৰ অধীনত কৰা যিকোনো নিৰ্দেশনা, নিয়ম আৰু বিধি মানি চলিম।

2. আমি প্ৰমাণ কৰোঁ যে এইটোৱেই একমাত্ৰ 'অন্য এটা এফচিআৰএ একাউন্ট' খোলা হৈছে আৰু আমাৰ ওচৰত আন কোনো 'অন্য এটা এফচিআৰএ একাউন্ট' নাই।

3. আৰবিএল বেংকত খোলা 'অন্য এফচিআৰএ একাউন্ট'ত কোনো ৰেমিটেন্স / বিদেশী বৰঙণি জমা নহ'ব আৰু সকলো ক্রেডিট, এছবিআই নতুন দিল্লীৰ মূল শাখাত থকা 'এফচিআৰএ একাউন্ট'ৰ পৰা আহিব। আৰবিএল বেংকত খোলা 'এফচিআৰএ ইউটিলাইজেশ্বন একাউন্ট'ৰ ক্ষেত্ৰত সকলো ক্রেডিট, হয় এছবিআই নতুন দিল্লীৰ মূল শাখাত থকা 'এফচিআৰএ একাউন্ট'ৰ পৰা হ'ব, নহয় 'অন্য এফচিআৰএ একাউন্ট'ৰ পৰা হ'ব।

(অনুগ্রহ করি এই প্র-পত্রখন স্বাক্ষর নকরিব, যদি এইখন খালী হৈ থাকে । অনুগ্রহ করি সকলো প্রাসংগিক অংশ আক **স্তু** আপোনার সন্তুষ্টি অনুসরি সম্পূর্ণরূপে পূরণ করাটো নিশ্চিত করক আক তার পিছতহে প্র-পত্রত স্বাক্ষর করক)

অনুমোদিত স্বাক্ষৰকাৰী ১								অনুমোদিত স্বাক্ষৰকাৰী ২																											
Signature of Authorised Signatory with stamp								Signature of Authorised Signatory with stamp																											
নাম								তাৰিখ		D	D	M	M	Y	Y	Y	Y	নাম								তাৰিখ		D	D	M	M	Y	Y	Y	Y
অনুমোদিত স্বাক্ষৰকাৰী ৩								অনুমোদিত স্বাক্ষৰকাৰী ৪																											
Signature of Authorised Signatory with stamp								Signature of Authorised Signatory with stamp																											
নাম								তাৰিখ		D	D	M	M	Y	Y	Y	Y	নাম								তাৰিখ		D	D	M	M	Y	Y	Y	Y

তাৰিখ:

D	D	M	M	Y	Y	Y	Y
---	---	---	---	---	---	---	---

প্ৰতি
শাখা প্ৰৱন্ধক,

 শাখা

আৰবিএল বেংক লিমিটেড

বিষয়: আৰবিএল বেংকৰ

 শাখাৰ সৈতে

 একাউন্ট খোলা

প্ৰিয় মহোদয়,

মই / আমি ইয়াৰ দ্বাৰা নিশ্চিত আৰু ঘোষণা কৰোঁ যে ওপৰোক্ত তাৰিখত : (*অনুগ্ৰহ কৰি শুদ্ধ বক্সত টিক কৰক)

☐ নিম্ন উল্লেখিত স্বাভাৱিক ব্যক্তিয়ে (সকল)(তলৰ তালিকাত তালিকাভুক্ত) নিয়ন্ত্ৰণ প্ৰয়োগ কৰে বা অৱশেষত নিয়ন্ত্ৰণকাৰী মালিকীস্বত্বৰ স্বার্থ থাকে অৰ্থাৎ 10% তকৈ অধিক মালিকীস্বত্ব / প্ৰাপ্যতা থকা (কোম্পানী/ অংশীদাৰিত্ব ফাৰ্ম, এলএলপি), ষ্টেয়াৰ / মূলধন / লাভ / সম্পত্তিৰ 15% (অসংগঠিত সংস্থা বা ব্যক্তি) বা ভোটাধিকাৰ, চুক্তি ব্যৱস্থা আদিৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা।

☐ ওপৰত উল্লেখ কৰা ধৰণে নিয়ন্ত্ৰণ প্ৰয়োগ কৰা বা অৱশেষত নিয়ন্ত্ৰণকাৰী মালিকীস্বত্ব থকা কোনো স্বাভাৱিক ব্যক্তি (সকল) নাই, সেয়েহে সকলো অংশীদাৰ (সকল) (অংশীদাৰিত্বৰ বাবে) / জ্যেষ্ঠ পৰিচালনা বিষয়া (কোম্পানী / ব্যক্তিৰ অসংগঠিত সংস্থাৰ বাবে) যিসকল স্বাভাৱিক ব্যক্তি (সকল)ৰ বিৱৰণ তলৰ তালিকাত উল্লেখ কৰা হৈছে। বা

☐ তলত উল্লেখ কৰা স্বাভাৱিক ব্যক্তি (সকল), (তলৰ তালিকাত তালিকাভুক্ত) ট্ৰাষ্টৰ লেখক, ট্ৰাষ্টী, ট্ৰাষ্টত 10 শতাংশ বা ততোধিক অংশ থকা হিতাধিকাৰী আৰু নিয়ন্ত্ৰণ বা মালিকীস্বত্বৰ শৃংখলৰ জৰিয়তে ট্ৰাষ্টৰ ওপৰত চূড়ান্ত ফলপ্ৰসূ নিয়ন্ত্ৰণ প্ৰয়োগ কৰা ব্যক্তিয়ে গঠিত।

(*যদি আপুনি ওপৰৰ যিকোনো এটাত টিক কৰিছে, অনুগ্ৰহ কৰি ঘোষণা স্বাক্ষৰ কৰাৰ পূৰ্বে তালিকা খন সম্পূৰ্ণ কৰিব)

Signature with Company stamp

গ্ৰাহকৰ নাম:

a) **তালিকাভুক্ত নোহোৱা কোম্পানী:** লাভজনক মালিক হৈছে সেই স্বাভাৱিক ব্যক্তি (সকল), যাৰ অকলে বা একেলগে কাম কৰি হওক বা এজন বা ততোধিক ন্যায়িক ব্যক্তিৰ জৰিয়তে হওক, নিয়ন্ত্ৰণকাৰী মালিকীস্বত্ব স্বাৰ্থ থাকে বা যিয়ে অন্য উপায়েৰে নিয়ন্ত্ৰণ কৰে। এই উপ-দফাটোৰ উদ্দেশ্যে - মালিকীস্বত্ব স্বাৰ্থ নিয়ন্ত্ৰণ কৰাৰ অৰ্থ হ'ল কোম্পানীটোৰ 10 শতাংশতকৈ অধিক শ্বেয়াৰ বা মূলধন বা লাভৰ মালিকীস্বত্ব বা প্ৰাপ্যতা থকা। নিয়ন্ত্ৰণত সংখ্যাগৰিষ্ঠ পৰিচালক নিযুক্তি দিয়াৰ অধিকাৰ বা তেওঁলোকৰ শ্বেয়াৰহোল্ডিং বা পৰিচালনাৰ অধিকাৰ বা শ্বেয়াৰহোল্ডিং চুক্তি বা ভোটং চুক্তিৰ ভিত্তিকে ধৰি পৰিচালনা বা নীতিৰ সিদ্ধান্ত নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ অন্তৰ্ভুক্ত থাকিব।

b) **অংশীদাৰিত্ব কাৰ্য:** লাভজনক মালিক হ'ল সেই স্বাভাৱিক ব্যক্তি (সকল), যাৰ অকলে বা একেলগে কাম কৰি হওক বা এজন বা ততোধিক ন্যায়িক ব্যক্তিৰ জৰিয়তে হওক, অংশীদাৰিত্বৰ মূলধন বা লাভৰ 10% তকৈ অধিক মালিকীস্বত্ব / প্ৰাপ্যতা আছে।

c) **ব্যক্তিৰ অসংগঠিত সংঘ বা সংস্থা:** হিতাধিকাৰী হ'ল সেই স্বাভাৱিক ব্যক্তি (সকল), যাৰ অকলে বা একেলগে কাম কৰি হওক বা এজন বা ততোধিক ন্যায়িক ব্যক্তিৰ জৰিয়তে হওক, তেনে সংস্থা বা সংস্থাৰ সম্পত্তি বা মূলধন বা লাভৰ 15% তকৈ অধিক মালিকীস্বত্ব / প্ৰাপ্যতা আছে।

d) **জ্যেষ্ঠ ব্যৱস্থাপনা ব্যক্তি:** য'ত ওপৰৰ (a) বা (b) বা (c) ৰ অধীনত কোনো স্বাভাৱিক ব্যক্তিক চিনাক্ত কৰা হোৱা নাই, তেনে ক্ষেত্ৰত হিতাধিকাৰী মালিক হ'ল জ্যেষ্ঠ পৰিচালনা বিষয়াৰ পদত অধিষ্ঠিত প্ৰাসংগিক স্বাভাৱিক ব্যক্তি।

e) **ট্ৰাষ্ট:** হিতাধিকাৰী মালিক (সকল) ৰ চিনাক্তকৰণত ট্ৰাষ্টৰ লেখক, ট্ৰাষ্টী, ট্ৰাষ্টত 10% বা ততোধিক সুত থকা হিতাধিকাৰী আৰু নিয়ন্ত্ৰণ বা মালিকীস্বত্ব স্বাৰ্থৰ জৰিয়তে ট্ৰাষ্টৰ ওপৰত চূড়ান্ত ফলপ্ৰসূ নিয়ন্ত্ৰণ প্ৰয়োগ কৰা আন যিকোনো স্বাভাৱিক ব্যক্তি চিনাক্তকৰণ অন্তৰ্ভুক্ত হ'ব লাগিব।

আববিআইৰ নিৰ্দেশনা অনুসৰি “চৰকাৰীভাৱে বৈধ নথিপত্ৰ” (অ’ভিডি) সমূহৰ ভিতৰত যিকোনো এটা ডিটাখিকাৰী (স্বাভাৱিক ব্যক্তি) সকলৰ বাবে পৰিচয় প্ৰমাণ হিচাপে প্ৰদান কৰাটো প্ৰয়োজন

আধার	ড্রাইভিং লাইসেন্স (মোয়াদ উকলি নোমোরা)	পাছপাট (মোয়াদ উকলি নোমোরা)	ভোটার পরিচয় পত্র	এনআরইজিএ জব কার্ড	ভারতীয় জনসংখ্যা পঞ্জীয়নের পত্র
------	--	-----------------------------	-------------------	-------------------	----------------------------------

সংবিধান ☐ অংশীদারিত্ব ☐ এইচইউএফ ☐ ছ'চাইটি ☐ ট্রাষ্ট ☐ প্রাইভেট লিমিটেড ☐ পাব্লিক লিমিটেড ☐ এলএলপি ☐ অন্যান্য

*কোৱাইচি বিৱৰণ	*নথিপত্ৰৰ নাম	*নথিপত্ৰ আইডি নং.	*জাৰি কৰা স্থান	*জাৰি কৰা তাৰিখ	মেয়াদ উকলি যোৱাৰ তাৰিখ	*জাৰি কৰা কতৃপক্ষ
*পছন্দৰ মেইল কৰা ঠিকনাৰ প্ৰমাণ				D D M M Y Y Y Y	D D M M Y Y Y Y	
পঞ্জীয়নভুক্ত ঠিকনাৰ প্ৰমাণ				D D M M Y Y Y Y	D D M M Y Y Y Y	
ব্যৱসায় কৰা মূখ্য স্থানৰ প্ৰমাণ				D D M M Y Y Y Y	D D M M Y Y Y Y	
*কোৱাইচি বিৱৰণ	*নথিপত্ৰৰ নাম	*নথিপত্ৰ আইডি নং.	*জাৰি কৰা স্থান	*জাৰি কৰা তাৰিখ	মেয়াদ উকলি যোৱাৰ তাৰিখ	*জাৰি কৰা কতৃপক্ষ
*পৰিচয়ৰ প্ৰমাণ 1				D D M M Y Y Y Y	D D M M Y Y Y Y	
*পৰিচয়ৰ প্ৰমাণ 2				D D M M Y Y Y Y	D D M M Y Y Y Y	

মই নিশ্চিত কৰোঁ যে মই সত্তাৰ পছন্দৰ মেইল কৰা / যোগাযোগৰ ঠিকনালৈ গৈছো আৰু নিশ্চিত কৰোঁ যে মই শ্ৰী / শ্ৰীমতী / কুমাৰী _____
 _____ ক লগ পাইছো। মই ইয়াৰ দ্বাৰা তলত উল্লেখ কৰা সবিশেষ নিশ্চিত কৰোঁ।

☐ পৰিচয় ☐ ঠিকনা ☐ প্ৰফাইলৰ সৈতে সংগতি ৰাখি গ্ৰাহক ব্যৱসায় ☐ মোৰ উপস্থিতিত ফৰ্মখন পূৰণ আৰু স্বাক্ষৰ কৰক

☐ মূল নথিপত্ৰৰ সৈতে কপিসমূহৰ পৰীক্ষণ ☐ অক্ষাংশ আৰু দ্ৰাঘিমাংশ স্থান

তাৰিখ: | D | D | M | M | Y | Y | Y | Y | সময়: | H | H | M | M | এ.এম.পি.এম.

[illegible]

NON-INDV/Nov-24/Ver:1.0

আবেদন পত্র প্রাপ্ত করা হয়েছে ☐ সঞ্চয় একাউন্ট ☐ চলিত একাউন্ট ☐ ফিল্ড ডিপোজিট	বেফাবেস নং.
প্রাথমিক পরিশোধের সবিশেষ	

প্রাথমিক ধনৰ পৰিবৰ্তন টকা <table border="1" style="display: inline-table; vertical-align: middle;"> <tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr> </table> আখৰেৰে <table border="1" style="display: inline-table; vertical-align: middle;"> <tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr> </table>																																																									
☐ নগদ ₹ <table border="1" style="display: inline-table; vertical-align: middle;"> <tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr> </table>																																																									
☐ চেক নং. <table border="1" style="display: inline-table; vertical-align: middle;"> <tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr> </table>															তাৰিখ <table border="1" style="display: inline-table; vertical-align: middle;"> <tr> <td>D</td><td>D</td><td>M</td><td>M</td><td>Y</td><td>Y</td><td>Y</td><td>Y</td> </tr> </table>					D	D	M	M	Y	Y	Y	Y	ড্র কৰা হৈছে <table border="1" style="display: inline-table; vertical-align: middle;"> <tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr> </table>															বেংক <table border="1" style="display: inline-table; vertical-align: middle;"> <tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr> </table> শাখা														
D	D	M	M	Y	Y	Y	Y																																																		
☐ মোৰ আৰবিল একাউন্টত ডেবিট কৰক <table border="1" style="display: inline-table; vertical-align: middle;"> <tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr> </table>																				শাখা কোড <table border="1" style="display: inline-table; vertical-align: middle;"> <tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr> </table>															টোক: ডিডি / পিঅ' / চেক ক্লিয়াৰেন্স সাপেক্ষে																						
ধনৰ পৰিমাণ <table border="1" style="display: inline-table; vertical-align: middle;"> <tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr> </table> (কেৱল এফডিৰ বাবে)															সময়সীমা <table border="1" style="display: inline-table; vertical-align: middle;"> <tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr> </table>															সুতৰ হাৰ <table border="1" style="display: inline-table; vertical-align: middle;"> <tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr> </table> % প্র. ব.																											
বেংক বিষয়াৰ নাম (পৰীক্ষা কৰিছে) <table border="1" style="display: inline-table; vertical-align: middle;"> <tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr> </table>																				Signature of Bank Official & Bank Seal										কৰ্মচাৰী আইডি <table border="1" style="display: inline-table; vertical-align: middle;"> <tr><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td><td></td></tr> </table>																											
যিকোনো যোগাযোগৰ বাবে অনুগ্রহ কৰি আপোনাৰ ৰেফাৰেন্স নং উল্লেখ কৰিব										তাৰিখ <table border="1" style="display: inline-table; vertical-align: middle;"> <tr> <td>D</td><td>D</td><td>M</td><td>M</td><td>Y</td><td>Y</td><td>Y</td><td>Y</td> </tr> </table>					D	D	M	M	Y	Y	Y	Y																																			
D	D	M	M	Y	Y	Y	Y																																																		

 ফোন বার্থিংর নিষ্ঠাবান দল বিষয়া উপলব্ধ 24x7 - আমাক ফোন কবক: +91 22 6115 6300 নম্বরত	 আমাক মেইল কবক: আরাঙ্গী / অব্যক্তি গ্রাহকর বাবে: customercare@rblbank.com অনাঙ্গী গ্রাহকর বাবে: nribanking@rblbank.com	 রেবছাইট: www.rblbank.com
--	--	--

 **এছএমএছ বেস্কিং:**
 সকলো বেস্কিং সম্বন্ধীয় প্রশ্নের বাবে টাইপ করক
HELP আক **9223366333** লৈ প্রেরণ করক



বিজবেংক
 আরবিএনবিজবেংক -
 মোবাইল বেস্কিং এপর শহতীয়া সংস্করণ
 ডাউনলোড করিবলৈ ইয়াত স্কেন করক

 **ইন্টারনেট বেস্কিঙত লগিন:**
www.rblbank.com আক আপোনার
 একাউন্টর সহজ প্রবেশর আনন্দ
 উপভোগ করক

 **ডেবিট কার্ড:**
 বৈশিষ্ট আক সুবিধাত উত্তম
 আপোনার বাবে যিটো সর্বোত্তম সেইটো
 নির্বাচন করক

5